

Digital পৃথিৱী আৰু ছাত্ৰ ছাত্ৰীৰ বাবে কেইটিমান must have তথ্য

- অংশুমান হাজৰিকা

বৰ্তমান সমাজ খন বাস্তৱিক যিমান সিমানেই virtual। নৱীন প্ৰজন্মকে ধৰি প্ৰৱীন সকলেও এই নতুন পৃথিৱী খনক হাহিমুখে আকোঁৱালি লৈছে, জীৱনৰ অভেদ্য ৰূপ হৈ পৰিছে এই virtual পৃথিৱী খন আমাৰ বাবে। তেনে ক্ষেত্ৰত আমাৰ কান্ধত এই নতুন পৃথিৱী খনৰ ব্যৱহাৰ যাতে আমাৰ ভালৰ বাবে কৰো, সেই ভাৱ আহি পৰিছে। বহুতে ভাল বেয়া বহু খিনি কথা এই বিষয়ে কৈ আহিছে। কিন্তু আমি আজি ঋণাত্মক দৃষ্টিকোণৰ পৰা নাচাই এজন শিক্ষাৰ্থী হিচাপে কি দৰে এই পৃথিৱী খনৰ কেইটিমান সজুলিৰ ব্যৱহাৰ আমাৰ উৎকৰ্ষ সাধনৰ বাবে ব্যৱহাৰ কৰিব পাৰো, সেই বিষয়ে পাতিম।

বৰ্তমান দিনত প্ৰায় সকলোৱেই এটি স্মাৰ্টফোন অথবা কম্পিউটাৰ ব্যৱহাৰ কৰে। দুয়োটি সজুলিয়েই বৰ্তমান জীৱনৰ এক অনবৈদ্য অংগ হৈ পৰিছে। অথচ আমাৰ বেছি ভাগেই ইয়াক সম্পূৰ্ণ ৰূপে ব্যৱহাৰ কৰাত অসফল হৈয়ে আছে। মোবাইলৰ ক্ষেত্ৰত আমাৰ প্ৰায় খিনিৰে মোবাইলত থকা এপ কেইটি হ’ল – facebook, whatsapp, instagram, এটি photo editor, adobe reader, youtube, যিকোনো এটি browser, gmail আৰু কিছু সকলৰ jio tv আৰু অসমীয়া লিখা যিকোনো এপ এটি। ঠিক সেইদৰে কম্পিউটাৰৰ ক্ষেত্ৰত – microsoft office, যিকোনো এটি media player, adobe reader, এটি browser আৰু কিছু সকলৰ adobe photoshop আৰু অসমীয়া লিখা যিকোনো চফ্টৱেৰ এটি। বৰ্তমান জিঅ’ৰ আৰ্শীবাদত 1 GB ইণ্টাৰনেটৰ দাম একাপ কফিতকৈও কম হৈ পৰা কথা টো নকলোৱেই যেনিবা! কিন্তু এই সকলোখিনি থকাৰ পিছতো ৰেবচাইতত দিয়া তথ্য নাচাই বিভিন্ন ফৰ্ম পূৰাবৰ বাবে দোকানীৰ কথাই শিলৰ ৰেখা বুলি ভবা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিয় কম হোৱা নাই, সেইটোও এক সমস্যাৰ ভিতৰত পৰে। আমি মোবাইল, কম্পিউটাৰ আৰু ইণ্টাৰনেট সকলো কামত ব্যৱহাৰ কৰাতকৈ ফেচবুক, হোৱাটচএপ, চিনেমা চোৱা আৰু গেম খেলাত হে বেছি ব্যৱহাৰ কৰো। তেনেহলে সমস্যাটো ক’ত নো? সমস্যাটো হ’ল আমাৰ সৰহভাগেই নাজানোৱেই দৈনন্দিন কামত আমি কি দৰে এই বস্তু খিনি ব্যৱহাৰ কৰিব পাৰো। তেনেহলে’ আহক চোন এই সমস্যাৰ নো সমাধান কি দৰে বিচাৰি পাম, সেই বিষয়ে জানো।

একেবাৰে গুৰিতে থকা সমস্যা টো হ’ল আমি গোটেই দিনটোত মুঠতে কিমান সময় মোবাইল বা কম্পিউটাৰৰ স্ক্ৰিনত চকু থও সেইটোৱেই অনুভৱ নকৰো। ফেচবুক টোৱেই আমি দিনটোত কিমান সময়ৰ বাবে ব্যৱহাৰ কৰিলো সেইটোৱেই চোন নাজানো আমি। আৰু সেইটোৰ বাবেই আমাক প্ৰয়োজন মোবাইলত YourHour এপ টোৰ আৰু কম্পিউটাৰত ManicTime Tracker সফ্টৱেৰ

টোৰ। এই দুয়োটাৰে কাম একেটাই – দিনটোত কিমান সময় মোবাইল বা কম্পিউটাৰৰ স্ক্ৰিন খনত কি কি এপ অথবা ৱেব পেজ ওলাই আছিল তাৰ তথ্য ৰখা। তাৰোপৰি আমি নিৰ্দিষ্ট কৰি থোৱা সময়ত কৈ যদি মোবাইলটো অথবা কোনোবাটি এপ বেছি সময় ব্যৱহাৰ কৰো তেন্তে ই আমাক সেইটোও কৈ দিয়ে। এদিন ব্যৱহাৰ কৰাৰ পিছত নিজেই আচৰিত হব আমি ইমান সময় নিজক স্ক্ৰীণৰ মাজত ডুবাই ৰাখো নে বুলি! ইয়াৰ পিছতো যদি মোবাইলৰ আসক্তি কম হোৱা নাই, তেন্তে AppBlock-Stay Focused বুলি আন এটি এপ আছে, যিটোৰ দ্বাৰা আমি আন যিকোনো এপ দিনটোৰ ইমান সময়ৰ পৰা ইমান সময়লৈ লক কৰি থব পাৰো, অথবা ইমান সময় ব্যৱহাৰ কৰাৰ পিছত নিজে নিজে লক হৈ যোৱাও কৰি থব পাৰো। অৱশ্যে YourHour এপটোৱেও এই কাম কৰে। মোবাইলৰ আসক্তি কমোৱাৰ ক্ষেত্ৰত ইয়াক বহুল ভাবে ব্যৱহাৰ কৰিব পাৰি।

আমি সকলোৱেই কম বেছি পৰিমাণে social media ৰ লগত জৰিত। কিন্তু আমাৰ বহুতেই Pinterest ৰ নাম শুনিছেনে বুলিলে নাই শুনা বুলিহে কব। Pinterest এনে এটি প্লেটফৰ্ম যত আমি যি ভাল পাও, সেই বিষয় টো নিৰ্দিষ্ট কৰি দিয়াৰ পিছত সেই বিষয়ৰ অসংখ্য তথ্য ছবি ৰূপে আমাৰ আগত প্ৰকাশ হয়। ফেচবুকৰ দৰেই ইয়াত সেই সকলোবোৰ আন উপাদান আছে, কিন্তু ইয়াৰ যোগেদি আমি ফেচবুকতকৈ হাজাৰটা বেছি কথা শিকিব পাৰো। ইয়াৰ পিছতে আহো edX নামৰ আন এটি প্লেটফৰ্মলৈ। এই প্লেটফৰ্ম টো পৃথিৱীৰে ভিতৰত সৰ্ববৃহৎ মুকলি অনলাইন শৈক্ষিক অনুষ্ঠান। 2012 চনত Harvard University আৰু MIT য়ে মিলি edX ৰ গঠন কৰিছিল – উন্নত মানদণ্ড সম্পন্ন শিক্ষা সকলোৱে পোৱাকৈ। ইয়াৰ যোগেদি সকলোৱে নিজৰ ইচ্ছা অনুসৰি যিকোনো বিষয়ৰ কোৰ্ছ লব পাৰে – ছমহীয়া, এবছৰীয়া বিভিন্ন ভাগ মতে, আৰু এই কোৰ্ছ বোৰ পৃথিৱীৰ বিভিন্ন ডাঙৰ শিক্ষানুষ্ঠান সমূহে প্ৰদান কৰে। এই সকলোবোৰ সম্পূৰ্ণ ৰূপে বিনামূলীয়া, আৰু যদি শেষ হোৱাৰ পিছত চাৰ্টিফিকেট লাগে তেনেহলে আমি সেইটোৰ বাবে হে পইচা দিব লাগে। আন এক প্লেটফৰ্ম Quora ৰ বিষয়ে প্ৰায়সকলে জানে বুলি ধৰি লৈছো, য’ত আমি সকলো ধৰণৰ প্ৰশ্ন সুধিব পাৰো আৰু বেলেগে সোধা প্ৰশ্নৰ উত্তৰো দিব পাৰো। ঠিক সেইদৰেই google books আৰু google scholar – য’ত আমি বিভিন্ন ধৰণৰ কিতাপৰ আৰু সকলো ধৰণৰ গৱেষণাৰ বিষয়ে তথ্য পাব পাৰো।

ইণ্টাৰনেটত উপলব্ধ আন এক বহুল সহায়ক সফ্টৱেৰ হ’ল – Kiwix। ইয়াৰ সাংঘাতিক সুবিধা এইটোৱেই যে আপুনি গোটাই Wikipedia খন ইয়াৰ যোগেদি ডাউনলোড কৰি থব পাৰে। ছবি সমূহৰ সৈতে file টো 60 GB ৰ ওচৰা ওচৰি আৰু ছবি খিনি নোহোৱাকৈ file টো 25 GBৰ ওচৰা ওচৰি। একেবাৰে গোটাইখিনি নকৰি ভাগ ভাগ কৈও এইয়া ডাউনলোড কৰিব পৰা যায়। এবাৰ ডাউনলোড কৰাৰ পিছত পৃথিৱীৰ সমষ্ট জ্ঞানৰ ভাণ্ডাৰ আপোনাৰ চকুৰ সন্মুখত, যেতিয়াই মন

তেতিয়াই সেইয়া উলিয়াই যি কোনো কথা জানিব পাৰি। এনে ধৰণৰ ডাঙৰ file ডাউনলোদ কৰাৰ ক্ষেত্ৰত uTorrent অথবা qBittorrent ব্যৱহাৰ কৰাটো ভাল, কিয়নো, ইয়াৰ যোগেদি file বোৰ কেইবাদিনলৈও অলপ অলপ কৈ নিজৰ সুবিধামতে ডাউনলোদ কৰি থাকিব পাৰি।

ইয়াৰ ওপৰিও বৰ্তমানে মোবাইলত উপলব্ধ মোৰ বোধেৰে আটাইতকৈ ভাল English – Assamese অভিধান খন হ’ল Axomi নামৰ এপ টো। আকৌ, বিভিন্ন ফটো মোবাইলৰ সহায়েৰে ভালকৈ scan কৰিবলৈ আমি CamScanner এপটো ব্যৱহাৰ কৰিব পাৰো।

Mendeley প্লেটফৰ্মৰ বিষয়ে গৱেষণা কৰি থকা সকলৰ প্ৰায় সকলোৱেই জানে। ই এক অতি সহায়ক প্লেটফৰ্ম – এক সহজ ভাবে ব্যৱহাৰ কৰিব পৰা reference manager। ইয়াৰ সহায়ত আমি মোবাইলতে হওক, অথবা কম্পিউটাৰতে হওক, বিভিন্ন তথ্যৰ উৎস সমূহৰ তথ্য জমা কৰি ৰাখিব পাৰো। আমি নিজৰ ইচ্ছা মতে য’তে প্ৰয়োজন ত’তেই নিজৰ একাউন্টৰ সহায়েৰে ইয়াৰ ব্যৱহাৰ কৰিব পাৰো।

ওপৰত কোৱা ধৰণৰ আৰু বহুতো তথ্য আমি ইণ্টাৰনেটত খুঁচৰিলে বিচাৰি পাও। এইয়া মাথো কেইটিমান উদাহৰণহে। গতিকে আহকচোন, কেৱল আমোদ প্ৰমোদৰ বাবে মোবাইল আৰু কম্পিউটাৰ ব্যৱহাৰ কৰাৰ সলনি আমাৰ শৈক্ষিক জীৱনৰ উৎকৰ্ষ সাধনৰ বাবেও ইয়াৰ ব্যৱহাৰ কৰো। আমাৰ বহু খিনি কষ্ট লাঘৱ হোৱাৰ ওপৰিও এই digital পৃথিৱী খনৰ সৎ ব্যৱহাৰ কৰাও হব।